

2024

**CHEMISTRY-II**

Paper : CHE0200104

Full Marks : 45

Time : Two hours

**The figures in the margin indicate  
full marks for the questions.**





**Answer either in English or in Assamese.**

1. Answer the following multiple-choice questions :  $1 \times 5 = 5$

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ চিনাক্ত কৰা :

- (a) Which of the following ions have the planar geometry ?

তলৰ কোনটো আয়নৰ সমতলীয় জ্যামিতি থাকে?



*Contd.*

(b) Primary and secondary valence of platinum in  $[Pt(en)_2Cl_2]$  are -

$[Pt(en)_2Cl_2]$  ত প্লেটিনামৰ মুখ্য আৰু গৌণ  
যোজ্যতা হল —

- (i) 4, 4
- (ii) 4, 6
- (iii) 6, 4
- (iv) 2, 6

(c) Number of hyperconjugative structures for *t*-butyl radical is -

*t*-বিটাইল মূলকৰ বাবে হাইপাৰকনজুগেটিভ গঠনৰ  
সংখ্যা হৈছে —

- (i) 9
- (ii) 6
- (iii) 3
- (iv) 8

(d) Which of the following is a state function ?

তলৰ কোনটো অৱস্থাগত ফলন ?

- (i) Work,  $w$   
কাৰ্য,  $w$

(ii) Heat Capacity,  $C$

তাপগ্রাহিতা,  $C$

(iii) Heat,  $q$

তাপ,  $q$

(iv) Internal energy,  $U$

অন্তনিহিত শক্তি,  $U$

(e) Which of the following is not a Lewis acid ?

তলৰ কোনটো লুইচ এছিদ নহয় ?

- (i)  $BF_3$
- (ii)  $AlCl_3$
- (iii)  $BaCl_2$
- (iv)  $SnCl_4$

2. Answer **any five** of the following questions :

$$2 \times 5 = 10$$

তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Draw the structure of the following coordination compounds.  $\frac{1}{2} \times 4 = 2$

- (i) Tris(acetylacetonato)iron(III)
- (ii) Hexabromoplatinate(II)
- (iii) Triamminechlorodibromidoplatinum(IV)  
chloride

(iv) Tetraamminecobalt(III)- $\mu$ -amido- $\mu$ -superoxotetraamminecobalt(III)

তলত দিয়া সমন্বয় যৌগবোর গঠন অংকন কৰা :

(i) ড্রিছ(এচিটাইলএচিট'নেটো)আইবগ(III)

(ii) হেক্সাএম'প্লেটিনেট(II)

(iii) ট্রাইএমিনক্ল'ডাইব্রাইড'প্লেটিনাম(IV) ক্ল'বাইড

(iv) টেট্রাএমিনক'বাল্ট(III)- $\mu$ -এমিড'- $\mu$ -চুপারঅক্স'টেট্রাএমিনক'বাল্ট(III)

(b) Based on Fajan's rules give the correct order of the following :  $1+1=2$

(i)  $SiCl_4$ ,  $NaCl$ ,  $MgCl_2$  and  $AlCl_3$   
(Melting point)

(ii)  $BeCO_3$ ,  $MgCO_3$  and  $CaCO_3$   
(Thermal stability)

ফাজান্ত্ব বিধির ওপৰত ভিন্নি কৰি তলৰ যৌগবোৰ  
সঠিক ক্রম নিৰ্ণয় কৰা :

(i)  $SiCl_4$ ,  $NaCl$ ,  $MgCl_2$  আৰু  $AlCl_3$   
(গলনাংক)

(ii)  $BeCO_3$ ,  $MgCO_3$  আৰু  $CaCO_3$   
(তাপীয় স্থিতা)

(c) "The dipole moment value of a given molecule can be used to predict the shape of a molecule." Explain.

"কোনো এটা অণুৰ দ্বি-মেৰু ভাৰকৰ মান ব্যৱহাৰ কৰি  
অণুটোৰ আকৃতি অনুমান কৰিব পাৰি।" ব্যাখ্যা কৰা।

(d) What is ortho effect ? Explain with example.

অৰ্থ' ইফেক্ট কি ? উদাহৰণসহ বুজাই লিখা।

(e) Benzyl cation is more stable than propyl cation. Explain.

বেনজাইল কেটায়ন প্ৰপাইল কেটায়নতকৈ অধিক সুস্থিৰ।  
ব্যাখ্যা কৰা।

(f) Draw the structure of singlet and triplet nitrenes indicating their state of hybridization.

ছিংগলেট আৰু ত্ৰিপলেট নাইট্ৰিনৰ গঠন অংকন কৰি  
ইহঁতৰ সংকৰিত অবস্থাৰ বিষয়ে লিখা।

(g) Define intensive and extensive properties with suitable examples.

উপযুক্ত উদাহৰণসহ প্ৰগাঢ় আৰু প্ৰসাৰী ধৰ্মৰ সংজ্ঞা  
লিখা।

(h) What is enthalpy of neutralization ?  
Give example.

প্ৰশমন এন্থেলপি মানে কি ? উদাহৰণ দিয়া।

(i) What is residual entropy ?  
অৱশিষ্ট এন্ট্ৰপি কি ?

- (j) Draw the molecular orbital diagram of carbon monoxide molecule. Mention, how oxygen has higher effective nuclear charge than carbon, reflected in the MO diagram.

কার্বন মন'স্কাইড অণুর আণরিক অববিটেলের শক্তি স্তৰ চিত্র অংকন কৰা। এই শক্তি স্তৰ চিত্রত, অক্সিজেনের ইফেক্টিভ নিউক্লিয়ার আধান যে কার্বনতকে বেছি, সেয়া কিদৰে প্রতিফলিত হৈছে?

3. Answer **any four** of the following questions :

$$5 \times 4 = 20$$

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) State three rules for the linear combination of atomic orbital. The wave function of two hydrogen atoms are given by  $\psi(1)$  and  $\psi(2)$ . Apply the principle of LCAO to generate the wave function corresponding to molecular orbitals in  $H_2$ .  $3+2=5$

পাৰমাণৰিক অববিটেলৰ বৈধিক মিলনৰ তিনিটা নিয়ম উল্লেখ কৰা।  $\psi(1)$  আৰু  $\psi(2)$  হৈছে দুটা হাইড্ৰজেন পৰমাণুৰ তৰংগ ফলন। LCAO নীতিৰ প্ৰয়োগেৰে  $H_2$  অণুৰ আণৰিক অববিটেলসমূহৰ তৰংগ ফলন নিৰ্ণয় কৰা।

- (b) What are carbenes ? Mention about different classes of carbenes providing suitable example. Propose one method for the generation of carbenes.

$$1+2+2=5$$


কাৰ্বিন কি? উপযুক্ত উদাহৰণ দি বিভিন্ন শ্ৰেণীৰ কাৰ্বিনৰ বিষয়ে উল্লেখ কৰা। কাৰ্বিন উৎপন্নিৰ এটা পদ্ধতিৰ বিষয়ে লিখা।

- (c) Find all the isomers of the coordination compound having general formula  $MA_2B_2C_2$ . Where  $M$  stands for the metal and  $A, B, C$  represents monodentate ligands.

সমষ্টীয়ীসংকুল ঘোগ  $MA_2B_2C_2$  ৰ সকলো সমযোগীৰ গঠন অংকন কৰা; য'ত  $M$  মানে ধাতু আৰু  $A, B, C$  যে ইউনিডেটেট লিগান্ডক সূচায়।

- (d) Chlorobenzene labelled with  $^{14}\text{C}$  at the position to which the chlorine is attached was treated with sodium amide in liquid ammonia. The aniline produced was analysed to determine the position of the  $^{14}\text{C}$  label. The results are indicated below. Show how these data is consistent with the benzyne intermediate.

ক্ল'রিন সংলগ্ন হোৱা স্থানত  $^{14}C$  লেবেল কৰা  
ক্ল'র'বেনজিনক তৰল এমনিয়াত ছড়িয়াম এমাইডৰ সৈতে  
বিক্ৰিয়া কৰা হৈছিল। উৎপাদিত এনিলিন বিশ্লেষণ কৰি  
 $^{14}C$  লেবেলৰ অৱস্থান নিৰ্ণয় কৰা হৈছিল। ফলাফল  
তলত উল্লেখ কৰা হৈছে। এই তথ্যসমূহ বেনজাইন  
বিক্ৰিয়া মধ্যৰত্তীৰ সৈতে কেনেকৈ সামঞ্জস্যপূৰ্ণ, দেখুওৱা।



- (e) Briefly discuss the electronegativity difference method for calculating the percentage ionic character of a polar covalent bond with suitable example.

ধৰীয় সহযোজী বান্ধনিৰ শতকৰা আয়নীয় প্ৰকৃতি গণনাৰ  
বাবে ব্যৱহাৰ হোৱা ইলেক্ট্ৰনেগেচিভিটি পাৰ্থক্য পদ্ধতিৰ  
বিষয়ে উপযুক্ত উদাহৰণৰ সৈতে চমুকৈ আলোচনা কৰা।

- (f) Calculate  $q$ ,  $w$ ,  $\Delta U$  and  $\Delta H$  for the isothermal expansion of one mole of an ideal gas at  $27^{\circ}C$  from a volume of  $10\text{ dm}^3$  to a volume of  $20\text{ dm}^3$  against a constant external pressure of 1 atm.

1 atm ৰ স্থিৰ বাহ্যিক চাপৰ বিপৰীতে  $10\text{ dm}^3$   
আয়তনৰ পৰা  $20\text{ dm}^3$  আয়তনলৈ  $27^{\circ}C$  ত আদৰ্শ  
গেছৰ এটা ম'লৰ সমোষণী প্ৰসাৰণৰ বাবে  $q$ ,  $w$ ,  $\Delta U$   
আৰু  $\Delta H$  গণনা কৰা।

- (g) What is the relationship between Helmholtz function ( $A$ ) and Gibbs free energy function ( $G$ ) ? Derive Gibbs-Helmholtz equation.  $1+4=5$

হেলমহল্টজ ফাংচন ( $A$ ) আৰু গিবছ'ৰ মুক্তি শক্তি  
( $G$ ) ৰ সম্বন্ধ কি? গিবছ-হেলমহল্টজ সমীকৰণটো উলিওৱা।

- (h) What is Joule-Thomson effect ? Show that Joule-Thomson expansion of a gas is an isoenthalpic process.  $1+4=5$

জুল-থমছন ফলাফল কি? এটা গেছৰ জুল-থমছন প্ৰসাৰণ  
সম্বন্ধেলপীয় প্ৰক্ৰিয়া বুলি প্ৰমাণ কৰা।

4. Answer **any one** of the following questions :

$$10 \times 1 = 10$$

তলৰ যিকোনো এটা প্ৰশ্নৰ উভৰ দিয়া :

- (a) On the basis of Heitler-London theory, describe how energy change takes place during the formation of  $H_2$  molecule.

হেইট্লাৰ-লণ্ডন মতবাদৰ ভিত্তিত  $H_2$  অণু গঠনৰ সময়ত  
কেনেকৈ শক্তিৰ পৰিৱৰ্তন হয়, সেই বিষয়ে বৰ্ণনা কৰা।

- (b) (i) What do you mean by heat capacity and adiabatic process ? For the reversible adiabatic expansion of an ideal gas show that :

$$PV^{\gamma} = \text{Constant},$$

where,  $\gamma = C_{p,m}/C_{v,m}$

5

তাপগ্রাহিতা আৰু ৰুদ্ধতাপী প্ৰক্ৰিয়া বুলিলে কি  
বুজা? এটা আদৰ্শ গেছৰ পৰিৱৰ্তনীয় ৰুদ্ধতাপী  
প্ৰসাৰণৰ বাবে দেখুওৱা যে :

$$PV\gamma = \text{ধৰক, য'ত, } \gamma = C_{p,m}/C_{v,m}$$

- (ii) Why is  $C_p$  is always greater than  $C_v$ ? Show that :

$C_p$  সদায়  $C_v$  তকে বেছি কিয়? দেখুওৱা যে :

$$C_p - C_v = (\delta V/\delta T)_p [(\delta U/\delta V)_T + P]$$

5

- (c) (i) What is Berry pseudorotation ? Explain the mechanism of Berry pseudorotation in  $PF_5$  molecule.

বেৰী কৃত্ৰিমঘূৰ্ণন কি?  $PF_5$  অণুত বেৰী  
কৃত্ৰিমঘূৰ্ণনৰ ক্ৰিয়াবিধি ব্যাখ্যা কৰা।

1+4=5

- (ii) Give an example of elimination reaction that involves the formation of a carbanion intermediate. Draw the structure of the carbanion intermediate. 2  
কাৰ্বেনোয়ান মধ্যৱৰ্তী গঠন হোৱা এটা অপসাৰণ  
বিক্ৰিয়াৰ উদাহৰণ দিয়া। কাৰ্বেনোয়ান মধ্যৱৰ্তীটোৱ  
গঠন অংকন কৰা।


- (iii) Cyclopentadiene is acidic in nature. Explain. 2

চাইক্ল'পেন্টাডাইন আলিক প্ৰকৃতিৰ। ব্যাখ্যা কৰা।

- (iv) Arrange the following acids in order of their decreasing acidity : 1

তলত দিয়া অন্নবোৰক আলিক তীব্ৰতাৰ

অধঃক্রমত সজোৱা :



(A) (B) (C) (D)

- (d) (i) What is a carbocation ? Show the formation of carbocation in a  $S_N1$  reaction with the help of a suitable example. 1+3=4

কাৰ্ব'কেটায়ন কি? এটা উপযুক্ত উদাহৰণৰ  $S_N1$   
সহায়ত বিক্ৰিয়াত কাৰ্ব'কেটায়নৰ গঠন দেখুওৱা।

- (ii) Discuss various factors that determine the stability of a free radical. 3

মুক্ত মূলকৰ সুস্থিৰতা নিৰ্ণয় কৰা বিভিন্ন  
কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।

(iii) Arrange the followings in order  
their increasing stability : 3

তলত দিয়াবোক সুস্থিরতার উদ্বৃত্তমত সজোরা :

